

# কার্ল ফেডৰিক গাউচ : অসাধারণ বৃৎপত্তির এগৰাকী মহান গণিতজ্ঞ

ড° দীপাংকৰ শৰ্মা  
সহকাৰী অধ্যাপক, গণিত বিভাগ

**"Each generation has its few great Mathematicians and Mathematics wouldnot have even notice the absence of the others. They are useful as teachers and their research harms no one."**

- Alfred W. Adler.

এখন বিদ্যালয়ৰ শ্ৰেণী কোঠাত গণিতৰ শিক্ষকজন প্ৰবেশ কৰিলে আৰু ছাত্ৰ-ছাত্ৰী সকললৈ এটা কঠিন প্ৰশ্ন আগবঢ়ালে। শিক্ষকজনে ভাৰিহিল প্ৰশ্নটোৱ সমাধানৰ বাবে ছাত্ৰ-ছাত্ৰী সকলৰ বহু সময়ৰ প্ৰয়োজন হ'ব আৰু তেওঁ সেই সময়খনিতে কিছু জিৰণি লব। প্ৰশ্নটো হল একৰ পৰা এশলৈ সকলোবোৰ স্বাভাৱিক সংখ্যা যোগ কৰিব লাগে। ঘটনাটো আছিল ওঠৰ শতিকাৰ শেৰি ভাগৰ। আৰু সেই সময়লৈ সেই ধৰণৰ যোগ কৰিবলৈ কোনো বিশেষ নিয়মৰ উত্তৰণ হোৱাও নাছিল। শিক্ষক গৰাকীয়েও এটাৰ পিছত এটাকৈ সংখ্যাবোৰ যোগ কৰি ঘৰতে যোগফলটো উলিয়াই আনি শুন্দু উত্তৰ অহাৰ বাবে অপেক্ষা কৰিছিল। কিন্তু সেই দিনা শিক্ষকজনক অবাক কৰি শ্ৰেণীটোৱ এজন ছাত্ৰই প্ৰশ্নটো দিয়াৰ ঠিক পিছতেই খিয়াই চিৰাণৰি কলে—“চাৰ, মোৰ যোগফল ওলাইছে। উত্তৰ 5050”। মুহূৰ্তৰ ভিতৰতে শুন্দু উত্তৰটো ছাত্ৰ জনৰ মুখত শুনি আচৰিত হৈ শিক্ষকজনে ছাত্ৰজনৰ সমাধানৰ পদ্ধতি



দেখুৱাবলৈ ওচৰলৈ মাতিলে। আৰু সেই পদ্ধতিটো দেখি তেওঁ বিশ্ময় মানিলে। ছাত্ৰজনে লিখিছিল এইদৰে—

$$\begin{aligned} & 1 + 2 + 3 + \dots + 99 + 100 \\ & \underline{100+99+97+\dots+2+1} \\ & 101 + 101 + 101 + \dots + 101 + 101 \\ & = 101 \times 100 = 10100 \end{aligned}$$

ইয়াত পতিটো সংখ্যাক দুবাৰকৈ যোগ কৰা হৈছে।  
গতিকে মিৰ্ণেয় সমাধান  $\frac{10100}{2} = 5050$

এটা অতি দীঘল গণনাক এনেধৰণে বাবি এটা নতুন নিয়ম উত্তৰণ কৰা বুদ্ধিদীপ্ত এই ছাত্ৰজন আছিল কার্ল ফেডৰিক গাউচ। আৰু সিদিনাৰ সেই গণনা পদ্ধতিটোৱে পিছলৈ সমান্তৰ শ্ৰেণী এটাৰ সীমিত সংখ্যাক পদৰ যোগফলৰ পদ্ধতি হিচাবে গোটেই বিশ্বতে গ্ৰহণ কৰা হৈছিল।

সৰ্বকালৰ মহান গণিতজ্ঞ সকলৰ অন্যতম গাউচৰ জন্ম হৈছিল জাৰ্মানীৰ ব্ৰলং উইকত। দেউতাক আছিল ফুলনিৰ মালী। যিয়ে কোনোদিনে আনুষ্ঠানিক শিক্ষা প্ৰহণত শুকন্দু দিয়া নাছিল। মাকৰো কোনো আনুষ্ঠানিক শিক্ষা নাছিল। তথাপি তেওঁ পুত্ৰ গাউচক সদায় উচ্চ শিক্ষা দিয়াৰ বাবে যৎপৰোনাস্তি চেষ্টা

চলাইছিল। তেওঁর কথাবোবো আছিল সাঁথবব দরে। পুত্র গাউচের জন্ম তারিখ সন্দর্ভত তেওঁকেছিল- ‘জন্ম এটা বৃধবাবত, এক্চেচেন ভোজের আঠ দিন আগত, যিটো উৎসর ইষ্টাবৰ 40 দিন পিছত উদ্যাপিত হয়।’ স্কুলত পঢ়ি থকা অরস্থাতে গাউচে এই সাঁথবব সমাধান বিচারি ওচবৰ গীর্জালৈ গৈ তেওঁৰ সাঙ্গাব্য জন্ম বছবোবৰ ইষ্টাবৰ বাব তারিখ মিলাই নিজের জন্ম তারিখ নির্দিষ্ট কৰিছিল। ৩০ এপ্রিল, 1777।

গণিত এক প্রত্যাহবানমূলক ধারণ কৌতুহলোদীপক বিষয়। গভীর চিন্তা চর্চা, সাধনাবে ইয়াব সমস্যাৰ সমাধান কৰিব লগা হয়। কিন্তু কঠিনতাই গণিত পিয়াসীক সদায় আনন্দ প্ৰদান কৰে। গাউচ আছিল গণিতৰ প্ৰচণ্ড অনুৰাগী। বাৰ বছৰ বয়সতে তেওঁ ইউক্লিডৰ এলিমেন্টচত প্ৰকাশিত তথ্য কিছুমানৰ খুট আঙুলিয়াই দিছিল। তাৰ কিছুদিন পিছত এনে এটা ধাৰণা দিছিল যে জ্যামিতিৰ সকলোবোৰ আলোচনা ইউক্লিডীয় ধাৰণাৰে কৰিব নোৱাৰিব। গতিকে সেই কম বয়সতে তেওঁ গণিতজ্ঞ সকলক অনা-ইউক্লিডীয় জ্যামিতিৰ প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰাব পাৰিছিল। মাত্ৰ পোন্ধৰ বছৰ বয়সতে তেওঁ অসীম শ্ৰেণীৰ অভিসাৰিতাৰ ধাৰণা সম্পূৰ্ণৰূপে আয়ত্ত কৰে আৰু সাধাৰণ দিঘাত সুত্ৰৰ শুন্দি বিশ্লেষণাত্মক প্ৰমাণ প্ৰকাশ কৰে।

গাউচের এই গণিত অনুভব কৰিব পাৰি তেওঁৰ মাকে বিদ্যালয়ৰ শিক্ষক সকলৰ লগত লগি পঢ়া খৰছ বিচাৰি ব্ৰলচটুইকৰ তদানিন্দন ডিউকৰ ওচৰ পালৈগৈ। ডিউক ফার্ডিনানে তেওঁলোকৰ অনুৰোধ বাখি কলেজত পঢ়াৰ বাবে গাউচেৰ সমন্ত খৰচ বহন কৰে। আৰু অকল সেয়াইনহয়, গাউচেৰ বুদ্ধিদীপ্ততাত আপ্নুত হৈ মহামান্য ডিউকে গাউচক 1792 চনৰ পৰা 1795 চনলৈ টেক্নিচ বিশ্ববিদ্যালয়ত আৰু তাৰ পিছত 1798 চনলৈ গোটিনজেন বিশ্ববিদ্যালয়ত পঢ়াৰ সুবিধা কৰি দিলে। এই সময়চোৱাত তেওঁ গণিতৰ কিছুমান উপপাদ্যৰ পুনৰোন্নাবন কৰিছিল। 1796 চনত গাউচে কেবল মাত্ৰ কম্পাচৰ বাবহাৰেৰে 17 টা বাল বিশিষ্ট বহুভূজ এটা অংকণৰ উপায় উন্নৰণ কৰে। তাৰ পিছত তেওঁ মৌলিক সংখ্যাৰ

ওপৰত অধ্যয়ন কৰি বহুতো নতুন সুত্ৰ উন্নৰণ কৰে। 1799 চনত গাউচে ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁৰ গবেষণা পত্ৰৰ মূল বিষয় আছিল সংখ্যাতত্ত্ব। তেওঁ দেখুৱাইছিল যে প্ৰতিটো সংখ্যাক কিছুমান মৌলিক সংখ্যাৰ পূৰণফল হিচাবে প্ৰকাশ কৰিব পাৰি আৰু এই প্ৰকাশ অদ্বিতীয়। এই সময়তে তেওঁ সংগতি সমীকৰণ (Congruence equation)ৰ ব্যৱহাৰো কৰে।

গাউচে জিওদেচি বা ভূমিতিৰো অধ্যয়ন কৰে। এই শাখাত পৃথিবী পৃষ্ঠৰ আকাৰ গাণিতীক ভাবে নিৰ্ণয় কৰা হয়। এই ক্ষেত্ৰত তেওঁ হেলিঅ ট্ৰিপ নামৰ সূৰ্যৰ বশিৰ সহায়ত জোখ লোৱা এটা যন্ত্ৰ সাজি উলিয়ায়। গাউচেৰ বক্র সমতলৰ বিষয়ে কৰা গৱেষণাৰ ফলতেই আমি Gaussian Curvature ৰ বিষয়ে জানিব পাৰো। 1828 চনত প্ৰকাশিত এক উপপাদ্যত তেওঁ দেখুৱায় যে কোনো বক্র পৃষ্ঠৰ লক্ষণ তাৰ পিঠিত থকা বক্র বিলাকৰ দৈৰ্ঘ্য জুখিয়েই নিৰ্ণয় কৰিব পাৰি। আনহাতে জটিল সংখ্যাৰ সৰ্বজন গৃহীত ৰূপ  $a + ib$ ; য'ত  $a, b \in \mathbb{R}$ , আৰু  $i^2 = -1$ , এইটো গাউচেই প্ৰথমে ব্যৱহাৰ কৰিছিল। তদুপৰি গাউচে দেখুৱাইছিল যে প্ৰতিটো সংখ্যাক সৰ্বোচ্চ তিনিটা ত্ৰিভূজীয় সংখ্যা (Triangular Number) ৰ যোগফল হিচাপে প্ৰকাশ কৰিব পাৰি।

1801 চনৰ প্ৰথম দিনটোতে আকাশত এক বৃহৎ গ্ৰহানপুঞ্জ চিৰিচৰ উপস্থিতি বিজ্ঞানী সকলে ধৰা পেলালৈ। প্ৰায় 20 দিনৰ বাবে আকাশত দেখা দি সেয়া হঠাতে অন্তৰ্ধাৰ্ন হল। সেই সময়ত বিজ্ঞানী সকলৰ বাবে কৌতুহলৰ বিষয় আছিল যে কেনেকুৱা গতিপথত এই গ্ৰহান পুঞ্জই গতি কৰিছে আৰু ভৱিষ্যতলৈ কেতিয়ালৈ সেইয়া পৃথিবী বাসীৰ বাবে দৃশ্যমান হ'ব। জ্যোতিবৰ্দি সকলে বহু গণনাৰ পাছতো এই প্ৰশ্ন সমাধানৰ ক্ষেত্ৰত সফল নহ'ল। গাউচে সংখ্যাতত্ত্ব অধ্যয়নৰ মাজতে সেই প্ৰশ্ন সমাধানত নিয়োগ কৰিলে। আৰু অৱশেষত চিৰিচৰ এক সাঙ্গাব্য গতিপথ উন্নৰণ কৰিলে। লগতে প্ৰকাশ কৰিলে তাৰ পিছত চিৰিচৰ দৃশ্যমান হ'ব পৰা সাঙ্গাব্য তাৰিখ। এই গণনাত তেওঁ ক্ষুদ্ৰ বৰ্গ

পদ্ধতিৰ ব্যৱহাৰ কৰিছিল। পিছলে তেওঁৰ সেই গননা শুন্দি  
আছিল বুলি প্ৰমাণিত হৈছিল। এই সন্দৰ্ভতে 1809 চনত  
গাউচে বৃহৎ নক্ষত্ৰৰ আৱেশত প্ৰহানুপুঞ্জৰ গতিপথ সম্পর্কীয়  
এক মূল্যবান পুঁথি বচনা কৰে।

মহামান্য ডিউকৰ অৰ্থসাহায্যত অধ্যয়ন তথা গবেষণা  
শেষকৰি 1798 চনত গোটিনজেন বিশ্ববিদ্যালয় এৰাৰ পিছত  
গাউচৰ সন্ধুখত এক নতুন সমস্যাই ভূমুকি মাৰিলৈ। সেয়া  
হ'ল উপাৰ্জনৰ পথ সন্ধান। সেই সময়তো ডিউকে তেওঁলৈ  
প্ৰথমে এটা ভাট্টা আগবঢ়ালে আৰু বিয়া পতাৰ অনুপ্ৰেৰণাৰে  
সেই ভাট্টাৰ পৰিমাণ বৃদ্ধিৰ কৰিলৈ। কিন্তু অতি দুঃখজনক  
ভাবে 1806 চনত ডিউক ফাৰ্ডিনেনৰ যুদ্ধ এখনত আহত  
হোৱাৰ পিছত মৃত্যু হয়। সেই মহান ব্যক্তিজনেই যেন গাউচক  
এগৰাকী গণিতজ্ঞ হিচাপে প্ৰতিষ্ঠা কৰিলৈ। তাৰেই ফলপ্ৰতিত  
1807 চনত চেইট পিটাচ বাগৰ্ত এক কামৰ বাবে তেওঁ আমন্ত্ৰণ  
পালৈ। তাৰ ঠিক পিছতেই গোটিনজেন বিশ্ববিদ্যালয়ে গাউচক  
বিশ্ববিদ্যালয়ৰ মান মন্দিৰটোৱ সঞ্চালক পদত নিযুক্তিৰ বাবে  
আমন্ত্ৰণ কৰে। সেই আমন্ত্ৰণ তেওঁ প্ৰহণ কৰে আৰু বিশ্ব  
বিদ্যালয়তে জ্যোতিৰ্বিজ্ঞানৰ অধ্যাপক হিচাপে তেওঁ জীৱনৰ  
শ্ৰেষ্ঠ সময়লৈ কাম কৰে।

*"Mathematics is the Queen of Sciences and the Theory of Numbers is the Queen of Mathematics."*

গণিত, পদাৰ্থবিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানৰ বহুতো মহা

মূল্যবান সূত্ৰ উন্নৰণকাৰী গাউচৰ পৰিবাৰিক জীৱনটো কিন্তু  
বৰ সুখৰ নাছিল। 1809 চনত সক সক সন্তান কেইটি এৰিখে  
গাউচৰ পঞ্জী জোনাৰ আকস্মিক বিয়োগ ঘটে। দুৰ্ভাগ্যজনক  
ভাবে তাৰ ঠিক পিছতেই তেওঁলোকৰ এটা সন্তান লুইচৰো  
মৃত্যু ঘটে। সেই মৰ্মাণ্ডিক আঘাতে তেওঁৰ জীৱনটোত নৈৰাশ্য  
চিন্তাৰো উদ্বেক ঘটাইছিল বুলি গাউচে নিজেই তেওঁৰ  
লিখনিত উল্লেখ কৰি গৈছে। পাঁচটা সন্তানৰ লালন-পালনৰ  
কথা ভাবিয়েই গাউচে দ্বিতীয় বিবাহ কৰায় ফ্ৰেডেৰিকাক।  
উল্লেখযোগ্য যে প্ৰথমা পঞ্জীৰ সন্তান উইলিমিনা আছিল  
দেউতাকৰ দৰেই বুদ্ধিদীপ্তা আৰু তেওঁৰো অতি কম বয়সতে  
বিয়োগ ঘটে। দ্বিতীয় পঞ্জীৰ ফালৰ তিনিটা সন্তানৰ ভিতৰৰ  
খেৰেছিয়ে অশেষ ত্যাগ বা কষ্ট স্বীকাৰ কৰি জীৱনৰ শ্ৰেষ্ঠ  
মুছত্তলে গাউচৰ পৰিচৰ্যা কৰিছিল। এইখনিতে উল্লেখ কৰিব  
পাৰি যে নিজৰ মাতৃৰ শ্ৰেষ্ঠবয়সৰ পৰিচৰ্যাৰ সকলোখনি  
গাউচেও নিজেই কৰিছিল আৰু তেওঁৰ মৃত্যু আছিল যে পিতৃ  
মাতৃৰ পৰিচৰ্যাই মানুহৰ মন পৰিত্ব কৰে আৰু জীৱনৰ কিছু  
খণ্ডৰ পৰা মুক্ত হ'ব পাৰি। হয়তো দেউতাকৰ সেই জীৱন  
দৰ্শনেই পুৰা পুৰিৱে অনুকৰণ কৰিবলৈ লৈছিল জীয়ৰী  
খেৰেছীয়ে।

গাউচ এগৰাকী তীক্ষ্ণ বুদ্ধি সম্পন্ন গণিতজ্ঞ হলেও  
তেওঁৰ বহুতো সৃষ্টি প্ৰকাশৰ পৰা বক্ষিত হৈছিল তেওঁৰ প্ৰচাৰ  
বিমুখী চৰিত্ৰৰ বাবে। অকৃত পক্ষে তেওঁ আছিল এগৰাকী নিৰব  
সাধক। ৰিচাৰ্ড ডেডিকাইন্ড, ৰাইমেন, ফ্ৰেডেৰিক ব্ৰেচেলচ  
ইত্যাদি উল্লেখযোগ্য গণিতজ্ঞ আছিল গাউচৰ ছাত্ৰ। সেই সকলৰ  
লিখনিতো গাউচৰ মহানুভবতা প্ৰকাশ পাইছে।

গাউচৰ একাগ্ৰতা আৰু দৈৰ্ঘ্যৰ কথা প্ৰকাশ পায় এটা  
ঘটনাৰ জৰিয়তে। তেওঁৰ প্ৰথমা পঞ্জীৰ মৃত্যুৰ আগমুহূৰ্তত  
এটা জটিল প্ৰশ্ন সমাধানত গাউচ ব্যৰ্থ থকা সময়তে কোনোৰা  
এজনে আহি কলে, “ তোমাৰ পঞ্জীৰ অৱস্থা বেয়া। হয়তো  
আৰু বেছি সময় নাথাকিব।” তেতিয়া গাউচৰ উত্তৰ আছিল-  
“তেওঁক অলপ ৰবলৈ কোৱা। তেতিয়ালৈ মোৰ সমাধান

নিশ্চয় ওলাব।” ২০০৫ চনত প্রকাশিত ডেনিগেল ফেলমেন্ট্রুর উপন্যাস “ডাই ভাৰ মেচাং দাৰ ওৱেল” (ইংৰাজী ভাষাতো “মিজাৰিং ডা ওৰ্ল্ড, ২০০৬)ত গাউচৰ জীৱন আৰু কৃতিৰ বিবৰে সুন্দৰকৈ প্ৰকাশ পাইছে।

পদাৰ্থ বিদ্যা, জ্যোতিৰ্বিদ্যা, জ্যামিতি, অবকলন গণিত ইত্যাদি বিভিন্ন দিশত অধ্যয়ন বা গবেষণা কৰিলেও গাউচৰ প্ৰিয় বিবৰ আছিল সংখ্যাতত্ত্ব। সেই বাবেই হয়তো তেওঁ লিখিছিল--“ Mathematics is the Queen of Sciences and the Theory of Numbers is the Queen of Mathematics.”

১৮৫৫ চনৰ ২৩ ফেব্ৰুৱাৰীত গাউচৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ ঠিক পিছতে হেনোভাৰৰ তদানিন্দু ৰজাই গাউচৰ স্মৃতিত এটি মেডেল সাঁজি উলিয়াবলৈ নিৰ্দেশ দিছিল। ৭০ মিলিমিটাৰৰ এই স্মাৰকত খোদিত আছে - Georgius V. rex Hennoverge Mathematicorum Principi (George V. King of Hennover to the Prince of Mathematicians.)

#### \* গাউচৰ উল্লেখযোগ্য সৃষ্টিৰ প্ৰকাশিত কৃপ :

1. 1999 : Doctoral Dissertation on the fundamental theorem of Algebra ( New proof of the theorem every integral algebraic function of the variable can be resolved in to real factors of the first or second degree).
2. 1801 : Disquisitiones Arithmeticae.
3. 1808 : Theorematis Arithmetici

demonstratiova.

4. 1809 : Theoria Motus Corporum Coelestium in sectionibus conicis solem ambientium

5. 1811 : Summatio serierun quarandam singulariam.

6. 1812 : Disquisitiones Generales Circa seriem Infinitam.

7. 1818 : Theorematis fundamentalis in doctrina de residuis quadraticis demonstrationes et empkicationes novae.

8. 1821, 1823, 1826 : Theoria combinationis observationum erroribus minimis abonoxiae.

9. 1828-32 : Theoria residuorum biquadraticamm, commentatio prima etc.

#### \*\* References :

Simons J (1996) : The Giant Book of Scientists : The 100 greatest Minds of all times.

Tent Margaret (2006) : The Prince of Mathematics : Curi Fredrich Gauss.

Gauss C.F (1801) : Disquistiones Arithmeticae.


D.M. Burton ( 1955) : Elements of number theory.

Plannet Math : (Website) □□□

# ঐতিহ্য আৰু আধুনিকতাৰ যৌগিক সংশ্লেষণৰ পৰিণতিত বিহু উৎসৱ

মঞ্জিবা শৰ্মা

সহযোগী অধ্যাপিকা, অসমীয়া বিভাগ



অসম ৰত্ন ভূপেন হাজৰিকাই উদান্ত কঠেৰে এনেয়ে ব'হাগৰ গীত গোৱা নাই। ব'হাগৰ লগত সাঙ্গেৰ খাই আছে আমাৰ অসমীয়াৰ বাপতি সাহোন উৎসৱ বিহু। সেয়ে ব'হাগ মাথো এটি খ'তু বা মাহ নহয়, ই অসমীয়া জাতিৰ আয়ুস বেখা, ই গণজীৱনৰ সাহ।

বিহু উৎসৱে অসমীয়া জাতিৰ ইতিহাস সৌৰোভাই দিয়ে। বন্ধু-বান্ধুৰ লগত মিলনৰ সুযোগ সুবিধা দি মৰম স্নেহৰ সৌভ বোৱায়। প্ৰকৃতিৰ নতুন ৰূপৰ তালে তালে বিহুৰে আমাৰো আশা-আকাংখ্যা বঢ়ায়।

অতীজতে ব'হাগ বিহু আৰু কাতি বিহু বুলিলে ৰং ধেমালি, নাচ-গান, খোৱা-বোৱা, আনন্দ কৰা আদিৰ লগতে মানুহৰ অস্তৰত এটি আধ্যাত্মিক ভাৱৰো উন্মেষ ঘটিছিল। কৃষি

ভিত্তিক অসমীয়া সমাজখনৰ লোকসকলৰ দ্বাৰা পৰিবেশিত হঁচৰিৰ জাকটো যেতিয়া গৃহস্থৰ মঙ্গল কামনা কৰি কাৰোবাৰ পদুলি গচকে, তেতিয়া সেই গৃহস্থই হঁচৰি গোৱা দলটোৰ আগত আঠু লয়, তামোল পাণৰ বটাত সামৰ্থ্য অনুসৰি মাননি আগবঢ়াই হঁচৰিৰ দলটো বিদায় দিয়ে। তদুপৰি সেউজীয়া মুকলি পথাৰত ডেকা-গাভৰুৱে বিহু নাচে, সকৰে ডাঙৰক সেৱা কৰে আৰু মৰম চেনেহৰ চিন স্বৰূপে বিহুৱান যাঁচে। এয়া হ'ল ব'হাগ বিহুৰ কথা। এই বিহুৰ প্ৰথম দিনা গুৰুক গা ধূৱায়, “লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা” - ইত্যাদিৰে গুৰুৰ শ্ৰীবৃন্দি কামনা কৰে।

লাহে লাহে অসমৰ গাঁৱৰ কৃষি ভিত্তিক সমাজৰ ছাবিখন ধূসৰ হৈ আহিল। আধুনিক যান্ত্ৰিক জগতৰ যন্ত্ৰপ্ৰায় সভ্যতাৰ সৈতে সহাৱস্থান কৰিবলৈ গৈ অসমীয়া মানুহ যন্ত্ৰৰ দৰে হৈ পৰিল। কৰ্মব্যস্ত জীৱনত মানুহে বিহু সংক্ৰান্তিক বিশেষ গুৰুত্ব নিদিয়া হ'ল। বিহুৰ দিনকেইটা যেন মানুহৰ বাবে বিশেষভাৱে আজৰিৰ সময়, কৰ্মব্যস্ত জীৱনৰ পৰা ক্ষণকে বেহাই পাবলৈ মানুহে যেন এই দিনকেইটাত অৱসাদ গুচাবলৈ চুটি বা দীঘলীয়া অমণসুটী হাতত লয়। চৰ্বততো দূৰৰে কথা, গাঁৱে ভূঁধেও হঁচৰিৰ প্ৰচলন কমি আহিল। পথাৰৰ বিহু মঞ্চলৈ আহিল। মোৰ শৈশৱত, চনটো সঠিকভাৱে ক'ব নোৱাৰিলৈও প্ৰায় ১৯৭২ ব'পৰা ৭৬-৭৭ চন মানতে ব'হাগ বিহুত আমাৰ ঘৰৰ পদুলিত হঁচৰিৰ দল এটা অহা স্মৃতি এটি আজিও মোৰ মনত সজীৱ হৈ আছে। এটা ক'লা ছাতি আৰু হাতত এটা লেন্স লৈ বগা ধূতী আৰু পঞ্জাৰী পৰিহিত কেইজনমান ব্যক্তিয়ে

ঘূর্ণীয়াকে শাবী পাতি গাইছিল -

“দেউতাৰ পদুলিত গোকাইছে মধুবি  
কেতেকী মলেমলায় অ’  
গোৱিন্দাই বাম.....।”

সেই দিনটোৰ ছবি আজিও মোৰ মানস পটত জিলিকি  
আছে। তাৰ পিছত শুবাহটী চহৰতে কৈশোৰ যৌৱন পাৰ  
কৰা দিনকেইটাত কেতিয়াও এনে মচিব নোৱাৰা ছবি মানস  
পটত বিহুৰ সৈতে জড়িত কোনো ঘটনাই আঁকিব পৰা নাই।  
তাৰমানে এইটো নহয় যে হাঁচৰি ৭০ দশকতে নাইকিয়া হৈ  
গৈছে। এটি কণমাণি শিশুক খণেন মহস্ত কোন বুলি সুধিলে  
চিনি নাপায়, যাক আমি অসমীয়া বিহুগীতৰ বাটকটীয়া বুলি  
আখ্যা দিব পাৰোঁ, কিন্তু মাইকেল জেকছন বা হাত্তিক বোশন  
কোন বুলি সুধিলে তপৰাই উত্তৰ দিব পাৰিব।

পথাৰৰ পৰা বিহু মঞ্চলৈ আহিলত পৃথিবীক উৰ্বৰা  
কৰিবলৈ বিহুৱা ডেকাই এতিয়া বিহু নাগায়, বা বিহুৰতীয়ে  
বিহু নানাচে। বৰ্তমান সময়ত কোনো অৰ্থ প্ৰকাশ নকৰা অঙ্গী  
ভঙ্গীৰেও বিহু নৃত্য মঞ্চত পৰিবেশন কৰা দেখা গৈছে।  
(বিহুৰতী প্ৰতিযোগীতাত বিচাৰকে এইটো মুদ্ৰা কিয় দিলা  
বা এই মুদ্ৰাবে কি বুজাইছা বুলি প্ৰশ্ন কৰিলে উত্তৰ দিব  
নোৱাৰাটোৱে তাকেই প্ৰমাণ কৰে)। তদুপৰি আমি পূৰ্বতে  
শুনা -

‘ন জোনটি ওলালে বৰণটি সলালে  
গছে যে সলালে পাতে জোনেবিৰি  
কিয় পোহৰ দিলে মোৰ মন বলিয়া’

ই ত্যাদি বিহু গীতৰ সুৰ আজিকালি শুনিবলৈ  
নোপোৱাৰ দৰেই হ'ল। শুনিবলৈ পাও -

‘ফুল ফুলিছে বসন্তত তুমি জানমনি ব'হাগৰ  
প্ৰতিটো বসন্ততে মৰম যাঁচো তোমাৰ অনুৰত।’

কেতিয়াবা এনে গীতৰ কেছেট বজাইও বিহু নৃত্য  
পৰিবেশন কৰি থকা আমাৰ দৃষ্টি গোচৰ হৈছে। কিন্তু আমাৰ  
সীমিত পৰিসীমাত আবদ্ধ থকা জ্ঞানেৰে উক্ত গীতবোৰক  
আমি ‘বিহু সুৰীয়া’ গীত বুলিছে মানি ল'ব খোজোঁ। তদুপৰি

আজি কেইবছৰমানৰ পৰা বিহুৰে আন এটা কপ পৰিগ্ৰহণ  
কৰিছে। সেয়া হৈছে - ভিচিডি। কেছেটোৰ পৰা ভিচিডিলৈ উন্নীত  
হোৱা এইবোৰ জেঠ মাহলৈকে বিহু সন্ধিলন পতাৰ দৰে, মাঘ  
মাহতে বজাৰত জুমুকি মাৰে। এইবোৰত বিহুৰ নামত প্ৰকৃত  
বিহুৰ সুৰ নাই, বিহু নাচৰ নিয়মো মনা নাই, সাজ-পোচাক  
পিঞ্চাৰ ক্ষেত্ৰতো নিয়ম মানি চলা নাই। পৰম্পৰাগত ভাৱে  
চলি অহা বিহুাম, বিহুগীত সমূহত আমাৰ জনজীৱনৰ বা  
সমাজ ব্যৱস্থা পৰিৱৰ্তনৰ ছবিখনে অতি সুন্দৰভাৱে মাৰ্জিত  
ৰূপত প্ৰকাশ পাইছে। তদুপৰি নতুনত্বৰ ইংগীত বহন কৰাৰ  
লগতে বিহুগীতবোৰত চহা মাটিৰ গোক্ষ আছে, এই গীতবোৰত  
ডেকা গাভৰৰ মনৰ ভাৱ সুকুমাৰ ঝুঁটিবোধৰে প্ৰকাশ পায়।  
সম্প্ৰতি ব্যৱসায়িক দৃষ্টিভঙ্গীৰে উলিওৱা সৰহ সংখাক বিহু  
কেছেট অসমৰ সমাজ জীৱনৰ কোনো ধৰণৰ পৰিৱৰ্তনৰ,  
নতুনত্বৰ ইঙ্গিত নাই। ইলেকট্ৰনিক মাধ্যম বা পশ্চিমীয়া  
বাদ্যযন্ত্ৰৰ প্ৰয়োগে বিহুৰ স্বকীয়তাত যেন আঘাত কৰিছে।  
বিহু মঞ্চত বাহিৰৰ আমন্ত্ৰিত শিল্পীৰ অবিহনে নিশাৰ কাৰ্য্যসূচীৰ  
কথা বহত উদ্যোক্তাই বৰ্তমান ভাৱিবই নোৱাৰে। শিল্পী যদি  
মাতিবই লাগে, তেনেহ'লে সেই শিল্পীৰ ঘ্ৰেমাৰতকৈ  
শিল্পীগৰাকীৰ প্ৰকৃত প্ৰতিভাক গুৰুত্ব দিয়া উচিত। এনে ধৰণৰ  
শিল্পী বাচনি কৰিব লাগে বুলি আমি ভাৱো, যি বিহুগীত মাতত  
অভ্যন্ত, যি থলুৱা গীত জানে। বিহু মঞ্চত হিন্দী গীত, পপ্  
ৰক্ সঙ্গীত আদি পৰিবেশন নকৰিলৈও একো হানি নহয় বুলি  
আমি ভাৱো।

এইবাৰ আহো মাঘ বিহু বা ভোগালী বিহুৰ প্ৰসঙ্গলৈ।  
ভোগালী বিহু ভোগৰ বিহু, পিঠা-পনা, দৈ চিৰা, সান্দহ কোমল  
চাউল এইবোৰ হ'ল ভোগালী বিহুৰ খাদ্য সন্তাৰৰ ভিতৰত  
আগস্থান পোৱা খাদ্য। ভেলা ঘৰ সাজি নিশা সকলোৱে মিলি  
ৰাতিৰ সাজ খোৱাৰ আনন্দই বেলেগ আছিল। পুৱা মেজি  
জুলাই পিঠা পনা দি মেজিৰ জুইক সেৱা কৰি সকলোৱে  
আনন্দেৰে পিঠা-পনা খায়। এই পৰম্পৰা অৱশ্যে বৰ্তমান  
নাইকিয়া হৈ গৈছে। উৰুকাৰ দিনা বজাৰত মাছ-মাংসৰ দাম  
দুগুণ চৰি যায়, বজাৰত মানুহৰ সোঁত বয়, কিন্তু বৰ্তমান

केहजने डेला घर साजि भोज भात खाय, सेहिटोहे एटा डाङ्र प्रश्न है आमार मनत धरा दिछे। भोज खाय ठिकेहि, किस्त सदाय खोराव दवेहि डाइनिं टेबुलत। तात्नो कि नतुनत्त, कि मादकता थाकिव? आमार एकघेयामी जीरनटो व परा फालवि काटि अकणमान अकृत्रिमभारे इंहाव शाधीनताव पराओ आमि निजेहि निजके येन विष्ट कविछौ। आमार आहिताये, आमार माये आमाक निज हाते विष्ट पिठा बनाहि खुराहिल। आजिकालि बजावत सहजलभ्य है परा लाडु पिठारे आमि डाइनिं टेबुल सजाओ। आमार सताने कोमल चाउल, वरा चाउल नाखाय, पेट्र असुख हय। टेबुलत सजाहि अतिथिये विदाय लय (आहे किस्त विह बुलि मात लगावलै)

आमि अति परित्र बुलि भवा काति विष्ट वर्तमान कि अरहा पाहिचेहि कथावे आमार लिखनि सामरिव बिचारिछौ। आमि शैशवते देखि आहिचौ काति विष्ट तुलसी डेटी साजि नतुनकै तुलसी पुलि रुब लागे।

गधुलि परित्रभारे शराई वस्ति आगवडाई तुलसी शुरित वहि आटाये नाम गाय। ज्येष्ठजने सकलोरे शुनाकै मन्त्रव उचावण कवे - तुलसी दर्शने पूण्यं स्पर्शने पाप नाशनम्, तुलसी छायायाः सर्व तीर्थानि, तुलसीभूयरे नमो नमः।

वर्तमान अफिच-काढवी वक्ष थाकिले, किहव वक्ष बुलि शुधिलेहे काति विह आहिल बुलि मनत परे, कारो घवत टावत ३३ थोरा तुलसीव शुरित चाकि झले, कोनोरे हयतो इयाव प्रयोजनीयता बोध नकरिवो पारे। नाम गोरा वा मन्त्रोच्चवणतो दूरवे कथा। आमार निजव एटि अभिज्ञतावे एই लिखनिव मोखनि मारिव बिचारिछौ। योरा बेलि काति विष्ट दिना मई एहाते शराई लै आरु एहाते चाकि एगचि लै तुलसी डेटिटोलै बुलि आगुराई आहिचौ। एनेते आमार प्रतिवेशी एगवाकी साक्ष्यात्मणत ओलाई मोक देखि थमकि बै शुधिले, कि हल? किवा पूजा-चुजा पातिछे नेकि? मई “आजि काति विह” बुलि कोरात तेव्हाव लगत अहा तेव्हाव घवते थाकि लाचनि-पाचनि करा छोराली जनीक कले- “ए

याचोन, आमार पानीव टेंकीटोव पाच फाले एजोपा तुलसी आहे हंव पाय, चाकि एगचि जलाई दे गै। अ’ बुट-चुट एको तिओराई नहंल नहय, ए, वाताचाके दूटा मान दि दिवि।” तार पिष्ट मोक कले, “ मोर आको वाताचातो थाकेहि, वृहस्पतिक दिव लागे नहंय।” सेहि दिना प्रथम वारव वावे मई उ पलक्कि कविलो ये आमि किमान आर्थपर; आमि आमार वापति साहेन, सं प्रामी जीरनव वण प्रेवणा, आमार जीरनाकाश उज्ज्वलोरा विष्टक पाहवि गैचो, किस्त लक्षी अहाव वाट मुकलि कवि वाखिवलै वृहस्पतिवारतो थिकेहि मनत वाखिचौ। यदि आमि एहि कथा वोर गडीव भाऱे उपलक्कि नकरो तेण्ये आमार पिष्ट प्रजन्महि हयतो एनेदरे विष्ट संज्ञा दिव- विह माने चान्दा तुलि तुलि पता एटा उंसरव यंत प्रथम दिना वहतो प्रतियोगिता पता हय आरु हेजाव हेजाव टका पुरस्काव व्वरपे घोषणा करा हय, यत निशाव भागलै विभिन्न हिन्दी गीत, पप, वा वर्क सঙ्गीत परिवेशित हय, जोराकै मानुहक हंसवालै केतवोर कोतुक गोष्टीक आमन्त्रण कवि अना हय, यंत जनप्रिय गायक वा गायिकालै वै वै आमनि लागि चकी दलियावलै आवण कवि दिया हय, यि उंसरत लाडु, पिठा बनाहि व्वरसायिक दिशत लाभावारित हंव परा याय, सेयाहि विह। इयाव वावे हयतो आमिव कम दारी नहय। एहि लिखनीये मोक श्रद्धाव निर्मल प्रता वरदलै वाहिदेऊव एटि कवितालै मनत पेलाई दिछे-

“आहिलव पथावव गोळक  
केनेवाकै नाकत आहि लागिले  
मई पाओ मोर देउताक,  
दोकानव जाप डाङा गामोचाव सुरासत  
मई पाओ मोर आहिक।  
मई, मोक मोर सन्तानव वावे  
कृतै थे याम? कृत?

□□□

## ২০২০ত অসমঃ মোৰ সপোনৰ কেইখনমান ছবি

অনুপম কলিতা  
স্নাতক তৃতীয় বর্ষ (কলা)

বৰ্তমানৰ অসম। ২০২০ চনৰ অসম। ইয়াৰ মাজৰ সময় মাথো নটা বছৰ। যদিও এই নটা বছৰত সপোনৰ অসমখনক লৈ বহুত বেছি কলনা কৰিব নোৱাৰি, তথাপি মই মোৰ সপোনৰ অসমখনক কিছু সাধাৰণ কিছু অসাধাৰণ কান্দনিক দৃষ্টিবে এবাৰ চোৱাৰ প্ৰয়াস কৰিছোঁ।

বৰ্তমান আমাৰ বাজ্যত যি হয়তো বাইকৰ সংখ্যা বাঢ়ি গৈছে তাৰ ফলত আমাৰ পৰিবেশৰ কথা হয়তো নকলেও হ'ব। ২০২০ চনলৈকে হয়তো আমাৰ বাজ্যত বাইক চলোৱাটো বহুত কষ্টকৰ হৈ পৰিব। আজিৰ চাইকেলখন ২০২০ চনৰ অসমত হয়তো মানুহৰ বাবে এটা পৰিবহনৰ নতুন ষ্টাইল হৈ পৰিব। হয়তো তেতিয়াৰ চাইকেলবোৰ বৰ্তমানৰ চাইকেলবোৰৰ তুলনাত বহুত পৰিৱৰ্তন হ'ব বহু নতুনত্বৰ সমাহাৰ হ'ব।

আমি শুনিবলৈ পাইছো যে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে ঘোৱাৰ বাবে “ROPE WAY” ৰ ব্যৱস্থা কৰা হ'ব। ২০২০ চনৰ অসমত ঠায়ে ঠায়ে এনে “ROPE WAY” ৰ ব্যৱস্থা কৰা হ'ব বুলি কলনা কৰিব পাৰি।

জলবিদ্যুৎ প্ৰকল্পক লৈ আমাৰ চৰকাৰে প্রায়ে গৌৰৱ কৰি থকা দেখা যায়। তথাপি আমাৰ বাজ্যত বিদ্যুৎৰ নাটনিয়ে আমাৰ থকা-সৰকাৰ কৰে। যদিহে ২০২০ চনৰ ভিতৰত ভাৰতৰ প্ৰায়বোৰ বাজ্যতে থকা “Wind Power” আমাৰ অসমতো ব্যৱহাৰ কৰিব পাৰে তেন্তে আমাৰ বাজ্যত কিছু পৰিমাণে হ'লেও বিদ্যুৎৰ নাটনি কমিব। সৌৰ শক্তি বিদ্যুৎ

উৎপন্ন কৰাৰ আন এক আহিলা। কিন্তু ইয়াক আমাৰ অসমত অতি কম পৰিমাণে দেখা যায়। মই ভাবো যদি ২০২০ চনৰ ভিতৰত এই সৌৰশক্তি অত্যাধিকভাৱে ব্যৱহাৰ কৰিব পাৰি তেন্তে বিদ্যুৎ নাটনি আৰু কিছু পৰিমাণে কমিব।

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ ফলত আমাৰ বাজ্যৰ গাঁৱে-ভূগ্ৰে যিমানবোৰ কেঁচা বাস্তা পকী বাস্তালৈ পৰিণত হ'ল সেইবোৰ ২০২০ চনলৈ হয়তো ভালে থকাৰ আশা কৰিব পাৰি। কিন্তু এতিয়াও যিমানবোৰ বাস্তা পকী হোৱা নাই সেই বাস্তাবোৰ ২০২০ চনলৈকে পকী হোৱাৰ আশা কৰিব পাৰি।

আমাৰ বাজ্যৰ অৰ্ধেক লোকেই দৰিদ্ৰ সীমা বেখাৰ তলত বাস কৰে। ২০২০ চনৰ অসমত হয়তো ইয়াৰ হাৰ লোপ পোৱাৰ এটা ক্ষীণ আশা কৰিব পাৰি, যদিহে চাউল চুৰ, তেল চুৰ আদিকে ধৰি বাজ্যৰ সৰ্বত্রতে বিবাজ কৰা দুনীতি এই ন বছৰত নিৰ্মূল হয়।

পৃথিৱীখন সেউজীয়া কৰি বখাৰ দায়িত্ব আমাৰ। বৰ্তমান সময়ত যিবোৰ গছ-গছনি পুলি অৱস্থাত আছে সেইবোৰ যদি আমি নকটাকৈ ২০২০ চনলৈ বাখিব পাৰো তেন্তে ২০২০ চনৰ অসমখন সেউজীয়া হৈ উঠিব বুলি নিশ্চিত হ'ব পাৰি।

২০২০ চনৰ অসমৰ শিক্ষা ব্যৱস্থাক লৈ অন্য এক ধৰণে সপোন দেখিব পাৰি। কেৱল মূল্যাংকণৰ ওপৰত নিৰ্ভৰ কৰিয়েই লিখিত পৰীক্ষা পতাৰ পৰা বিৰত থাকি কোনে কিমান জ্ঞান অৰ্জন কৰিছে তাৰ প্ৰতি লক্ষ্য বাখি মৌখিক পৰীক্ষাৰ আয়োজন কৰাৰ সপোন দেখিব পাৰি। লগতে প্ৰতিটো শ্ৰেণীত

অন্ততঃ বৃত্তিমূলক বিষয় এটা বাধ্য হ'ব বুলি আশা করিব পাৰি।

আমাৰ ৰাজ্যৰ জলন্ত সমস্যা হ'ল বানপানী। তাৰ পৰা পৰিত্রাণ পাবৰ বাবে বহুতো ডাঙৰ ডাঙৰ মথাউটিৰ বক্ষা হৈছে। কিন্তু সেইবোৰে আমাৰ সমস্যা এতিয়াও দূৰ কৰিব পৰা নাই। বহুতো বিশেষজ্ঞই কৈছে অসমৰ বানপানী নিয়মন্ত্ৰণ কৰিবলৈ হ'লৈ ব্ৰহ্মপুত্ৰ নৈ খনন কৰি দ' কৰিব লাগিব। ২০২০ চনৰ অসমত হয়তো আমি ইয়াৰ সুফল পাব পাৰো।

বৰ্তমান সময়ত আমাৰ ৰাজ্যত চিকিৎসা সেৱা পূৰ্বতকৈ কিছু পৰিমাণে উন্নত হৈছে যদিও অত্যাধিক পৰিমাণে সফল হ'ব পৰা নাই। সেয়ে ২০২০ চনৰ ভিতৰত অসমখনে চিকিৎসা সেৱাৰ ক্ষেত্ৰত অধিক পৰিমাণে উন্নতি কৰিব বুলি স্পোন দেখোঁ।

মানুহ জীয়াই থাকিবলৈ শান্তিৰ প্ৰয়োজন। বৰ্তমান কিছুমান অস্ত্রধাৰী বিদ্ৰোহী সংগঠনৰ ক্ৰিয়া- কলাপৰ ফলত আমাৰ অসমত কিছুমান বিভৎস ঘটনা ঘটিবলৈ ধৰিছে। ২০২০ চনৰ অসমত এইবোৰৰ নিৰ্মূল ঘটি এক নতুন শান্তিৰ অসম কলনা কৰিব পাৰি।

বৰ্তমান অসমৰ চাকৰিৰ বজাৰখন এক সাংঘাতিক ব্য-  
সায়ৰ কেন্দ্ৰ হৈ পৰিছে। ( অসম চৰকাৰৰ ৯৯% চাকৰিয়ে

পইচাৰ লেন-দেনৰ ফলত হয়। গতিকে ইয়াক ব্যৱসায়ৰ কেন্দ্ৰ বুলি ক'লে একো ভুল কোৱা নহয়)। যদিহে এই চাকৰিৰ বজাৰখন বন্ধ হ'ব লাগে তেন্তে আমাৰ সমাজ, আমাৰ ৰাজ্যৰ মন্ত্ৰীসকল সচেতন হ'ব লাগিব। তেতিয়াহে এই চাকৰিৰ বজাৰখন বন্ধ হ'ব বুলি নিশ্চিতভাৱে কৰ পাৰি। মই কলনা কৰাৰ দৰেই অন্তত ২০২০ চনৰ ভিতৰত অসমৰ মন্ত্ৰী সকল তথা জনসাধাৰণ ইয়াৰ প্ৰতি সচেতন হ'ব।

কিছু ব্যতিক্ৰম দৃষ্টিভঙ্গীৰে ২০২০ চনৰ অসমখন কলনা কৰি চাৰ পাৰি। আমাৰ ৰাজ্যৰ পৰিবহন ব্যৱস্থাৰ আমূল পৰিবৰ্তন হৈ যাৰ পাৰে। ফলত হয়তো আমাৰ চহৰৰ মুখ্য সমস্যা ট্ৰেফিকজাম কিছু পৰিমাণে হ'লৈও দূৰ হ'ব পাৰে।

গুৱাহাটী চহৰত যি হাৰত অট্টালিকাৰোৰ বাঢ়ি গৈছে ঠিক তেনেদৰে অসমৰ আন আন চহৰতো অট্টালিকাৰ সংখ্যা বাঢ়ি যাবলৈ ধৰিছে। ইয়াৰ ফলত হয়তো এদিন মাটিৰ ওপৰত ঘৰ বাঞ্ছিবৰ বাবে ঠাইনাথকিব। ফলত ২০২০ চনৰ অসমখনত মাটিৰ তলৰ চহৰ কিছুমান সৃষ্টি হ'ব বুলি কলনা কৰিব পাৰি।

মুঠৰ ওপৰত ২০২০ চনত মই এখন দুৰ্বিত্তিমুক্ত সেউজী, শান্তিময় অসম কলনা কৰো। য'ত থাকিব কেৱল শান্তি আৰু শান্তি—। ০০০



## দা টাইম মেচিন

মানব কলিতা

স্নাতক ২য় বর্ষ (বিজ্ঞান)

কল্পবিজ্ঞান বা Science Fiction বা আবিস্কার করা সকল ভিত্তিত হার্বার্ট জি রেলচ চমুকে H. G. Wells বা চার্বিথন উপন্যাসক কল্পবিজ্ঞানৰ অন্তর্ভুক্ত কৰা হয়। তাৰে এখন উপন্যাস হ'ল The Time Machine.

এই উপন্যাস খনত এজন ইংৰাজ বিজ্ঞানীৰ বিষয়ে কোৱা হৈছে। এই বিজ্ঞানী জনে কৰ বিচাৰে যে মানুহে ইচ্ছা কৰিলে অতীত অথবা ভৱিষ্যতলৈ যাব পাৰে। এই অতীত অথবা ভৱিষ্যতলৈ যাব পৰা তেওঁ হেনো এটা যন্ত্ৰ আবিস্কাৰ কৰিছে। তেওঁ যুক্তি সহকাৰে কৈছে যে এটা বস্তুৰ দীঘ, প্ৰস্থ আৰু বৈধৰ লগতে অন্য এটা মাত্ৰা আছে। তেওঁৰ এই ধাৰণাৰ চতুৰ্থ মাত্ৰাটো হৈছে সময়। তেওঁৰ এই ধাৰণাক চতুৰ্থ মাত্ৰাৰ জ্যামিতি বুলি কৈছে।

উপন্যাস খনত বিজ্ঞানী জনৰ নামটো উল্লেখ নাই বাবে সময় পৰিব্ৰাজক বুলি কৈছে। এদিনাখন সেই বিজ্ঞানী জন অথবা সময় পৰিব্ৰাজক জনে নিশাৰ আহাৰৰ বাবে তেওঁৰ অতিথি কেইজনমানক নিমন্ত্ৰণ কৰে। অতিথি কেইজন তেওঁৰ ঘৰলৈ আহাৰ পিছত তেওঁৰ শেহতীয়া আবিস্কাৰ সেই যন্ত্ৰটোৰ বিষয়ে সিহতক যুক্তি সহকাৰে বুজায় দিয়ে। পিছত সেই যন্ত্ৰটোত উঠি সময় পৰিব্ৰাজকে নিজে ভৱন কৰিবলৈ গুচি যায়। আৰু ১ সপ্তাহ ভৱনৰ পিছত তেওঁ ঘূৰি আহে অত্যন্ত লেতেৰা কাপোৰ কানি পিছি। গা-পা- ধুই তেওঁ অতিথি কেইজনৰ দুজন মানক লগ পায় আৰু সময় পৰিব্ৰাজকে ক'ত কি লগ পায় ক'ত কি দেখে সেই বিষয়ে সিহতক বুজায়। তেওঁ কৱ যে এই যন্ত্ৰৰ দ্বাৰা তেওঁ ৮০২৭০১ চনৰ এক আচছৰা পৰিবেশত গৈ পায়। তাতে তেওঁ ‘এলই’ নামৰ এটা মানুহ প্ৰজাতি লগ পায়। তাত গৈ তেওঁ সেই যন্ত্ৰটো হেৰুৱাই য'ত তেওঁ উঠি গৈছিল। তেতিয়া তেওঁ অনুভৱ কৰিছিল যে তাত কিছুমান চতুৰ প্ৰাণী আছে যি তেওঁৰ যন্ত্ৰটো লৈ গৈছে। পিছমুহৰ্ততে তেওঁ সেই চতুৰ প্ৰাণী বিধৰ মুখ মুখি হয় যাৰ

নাম ‘মৰলক’ পিছত সময় পৰিব্ৰাজক জনে গম পালে যে সেই মৰলক বোৰেই ‘এলই’ নামৰ প্ৰজাতিটোক খাদ্যৰ যোগান ধৰে। গতিকে ‘মৰলক’ বোৰ হৈছে শ্ৰমিক আৰু ‘এলই’ বোৰ আৰামপ্ৰিয়।



সেই সময়তে বিজ্ঞানী জনে তাত গৈ উইনা নামৰ এগৰাকী নাৰীক লগ পালে। উইনাৰ লগত তেওঁৰ সম্পর্ক খুব গভীৰ হয়। বিজ্ঞানী জনে উইনাক বৰ্তমানলৈ লৈ আহিম বুলিও ভাৱে। এনেকৈ দুয়ো ঘূৰি থাকোতে সিহতে মৰলকৰ আক্ৰমনৰ বলি হয়। তেতিয়া বিজ্ঞানী জনে এটুকুৰা জুই লগায়। সেই জুই শ্ৰেষ্ঠত বন জুই হয়গৈ আৰু তাতেই তেওঁ উইনাক হেৰুৱাই আৰু মৰলক বোৰক দমনৰ বাবে কিছুমান অন্ত্ৰ সংগ্ৰহ কৰে আৰু তাতেই তেওঁৰ সেই হেৰুৱা যন্ত্ৰটো বিচাৰি পায়। তেওঁৰ সেই যন্ত্ৰটোত উঠি তেওঁ ঘূৰি আহিল বৰ্তমানলৈ। আৰু সত্যতা প্ৰমাণৰ বাবে তেওঁৰ হাতত একো নাই যদিওঁ উইনাই দিয়া এপাহ ফুল কোটৰ জেপত লৈ আহে।

পিছত যিজন বজ্জাই কাহিনীটো কৈ থাকে তেওঁ নিজে সময় পৰিব্ৰাজকৰ ঘৰত উপস্থিত হয়। তেতিয়া সময় পৰিব্ৰাজকে আধা ঘন্টাৰ বাবে ঘূৰিবলৈ যায়। তিনি বছৰ পাৰ হোৱাৰ পিছতো একো শুঁ সূত্ৰ পোৱা নগল সময় পৰিব্ৰাজকৰ।

H. G. wells অৰ এই সময় যন্ত্ৰ পিছলৈ বছল ভাৱে বিভিন্ন ৰচনাত উল্লেখ কৰা দেখা যায়। এই উপন্যাস খনক ভিত্তি কৰি চিনেমা, চিৰিয়েল আদি তৈয়াৰ কৰা হৈছে। □□□

লিখনিৰ উৎসঃ বিজ্ঞান জেউতি, বিজ্ঞান সুৰভি

## বিদায় সন্তোষগু

ঝি মহাবিদ্যালয়ত কর্মজীবনৰ পাতনি মেলি আন্তৰিকভাৱে সেৱা আগবঢ়াই ২০১১ ইং  
বৰ্ষত অৱসৰ গ্ৰহণ কৰা বুৰঞ্জী বিভাগৰ অধ্যাপক উপাধ্যক্ষ শ্ৰীযুত লক্ষ্মীকান্ত শৰ্মা আৰু  
কাৰ্যালয়ৰ প্ৰধান সহায়ক শ্ৰীশৈলেন্দ্ৰ নাথ শৰ্মালৈ আমি বিদায় সন্তোষগ জনাইছো।

### শ্ৰীযুত লক্ষ্মীকান্ত শৰ্মা :

দৰং জিলাৰ হাজৰিকাপাৰা অঞ্চলৰ  
বৰছলা গাৰ্হত জন্ম গ্ৰহণ কৰা শ্ৰীযুত লক্ষ্মীকান্ত  
শৰ্মাই গাৰ্হৰে প্ৰাথমিক স্কুলত শিক্ষা গ্ৰহণ  
কৰি হাজৰিকাপাৰাত অৱস্থিত গাঙ্গী স্মৃতি  
বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিব লৈ  
লয় যদিও অষ্টম শ্ৰেণীত থাকোতে ১৯৬৪ চনত তেখেত  
মঙ্গলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যায় আৰু তাৰ  
পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ মঙ্গলদৈ  
মহাবিদ্যালয়ত নাম ভৰ্তি কৰে আৰু ইতিহাস অনৱাচ আৰু  
সংস্কৃত সহ বিবেচ হিচাপে লৈ স্নাতক ডিপ্রী লাভ কৰে। ১৯৭৩  
চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাত কোৱৰ ডিপ্রী  
লাভ কৰে। ইয়াৰ পিচত কিছুদিন অস্থায়ীভাৱে মঙ্গলদৈ  
মহাবিদ্যালয়ত অধ্যাপনা কৰে। ১৯৭৪ চনৰ ১৮ নৱেম্বৰত  
শৰ্মাদেৱে বকো জৱাহৰলাল নেহেক মহাবিদ্যালয়ত যোগদান  
কৰে আৰু ২০১১ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে চাকৰি জীৱনৰ  
পৰা অৱসৰ গ্ৰহণ কৰে। এক দীঘলীয়া সময়ৰ বাবে  
মহাবিদ্যালয়ৰ সুখ-দুখৰ প্ৰতিটো মূহূৰ্ততে আন্তৰিকভাৱে  
নিৰবচ্ছিন্ন সেৱা আগবঢ়োৱা শৰ্মাদেৱে বকোতে স্থায়ী ভাৱে  
থকাৰ ব্যৱস্থা কৰে। নিয়মানুবৰ্ত্তিতা, শিক্ষাদানৰ আগ্রহ আৰু  
প্ৰয়োজনীয় সময়ত বিভিন্ন দিশত দিয়া তেখেতৰ উপদেশবোৰৰ  
বাবে আমি মহাবিদ্যালয় পৰিয়াল সদায় কৃতজ্ঞ হৈ থাকিম।  
শ্ৰীযুত শৰ্মাদেৱৰ জীৱন সুখময় হোৱাৰ লগতে সুস্থান্ত আৰু  
সুনীৰ্ধ জীৱন কামনা কৰিছো। ০০০



### শ্ৰীশৈলেন্দ্ৰনাথ শৰ্মা :

এক সংঘাতপূৰ্ণ জীৱন যাত্ৰাৰে দিন  
অতিবাহিত কৰা শৈলেন্দ্ৰনাথ শৰ্মাৰ জন্ম  
১৯৫১ চনত বৰপেটা জিলাৰ পাঠশালৰ  
গণগাঁৰত। স্কুলীয়া শিক্ষা পাঠশালা মজলীয়া  
বিদ্যালয়, অভয়াপুৰী হাইস্কুল আৰু বজালী  
উচ্চতৰ মাধ্যমিক বহযুৰী বিদ্যালয়ত। স্কুলীয়া দিনৰ পৰাই  
এন চি চি আদিৰ সদস্য হিচাপে কামকৰা শৰ্মা দেৱৰ আৰ্থিক  
অৱস্থা আছিল বৰ দুখলগা। এসময়ত শৰ্মাই গুৱাহাটীত  
সম্পৰ্কীয় খুৰাকৰ ঘৰত কাম কৰি টিউচনৰ লগতে নিশাৰ  
ভাগত চানমাৰী ইঞ্জিনিয়েরিং ইনসিটিউটৰ এক সমবায়তো  
কাম কৰিছিল। কিন্তু জ্ঞান অৰ্জনৰ প্ৰৱল ধাউতিৰ বাবে  
পাঠশালালৈ গৈ পুনৰ কলেজত নাম লগাই বি এচ চি পৰীক্ষাত  
উত্তীৰ্ণ হয়। আৰু এদিন জীৱিকাৰ সন্ধানতে বকোলৈ আহি  
ক্ৰমে ছাটাবাৰী হাইস্কুল, হাহিম শামুকা হাইস্কুল, মৌমান  
আশ্রম, বন্দাপাৰা আঞ্চলিক হাইস্কুল আৰু শ্ৰেষ্ঠ ভালুকঘাটা  
হাইস্কুলত অস্থায়ীভাৱে কাম কৰে অতি কম পাৰিশ্ৰামিকত।



১৯৮১ চনৰ পৰা শৈলেন্দ্ৰনাথ শৰ্মাই জৱাহৰলাল  
নেহেক মহাবিদ্যালয়ত কাৰ্যালয় সহকাৰী হিচাপে যোগদান  
কৰে। এক কঠিন ৰোগত আক্ৰান্ত হৈয়ো নিজৰ তৎপৰতা  
আৰু প্ৰৱল আংশ বলৰ জোৰতে বৰ্তমানে সম্পূৰ্ণ আৰোগ্য  
লাভ কৰা শৰ্মাদেৱে কঠোৰ পৰিশ্ৰম আৰু নিয়মানুবৰ্ত্তিতাৰে  
মহাবিদ্যালয়ত নিজৰ দায়িত্ব পালন কৰিলৈ। তেখেতৰ  
কৰ্মনিষ্ঠাই সকলোকে সন্তুষ্টও কৰিব পাৰিছিল। ২০১১ চনৰ  
৩০ জুনত মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শৈলেন্দ্ৰনাথ  
শৰ্মাদেৱৰ সেৱাৰ বাবে আমি সদায় কৃতজ্ঞ হৈ থাকিম। আমি  
আশা কৰিছো তেখেতৰ দীৰ্ঘ্য আৰু কৰ্মোদ্যমী এক গতিশীল  
জীৱন পৰিক্ৰমা। ০০০

# কবিতার কা঳ি



কবিতা কুটীর শিল্প  
অনুষ্ঠুপ তাৰ আয়োজন  
পাঠেই পূৰ্ণ কৰে তাৰ আয়োজন  
পাঠ কবিৰ আনন্দৰ ছন্দ  
পাঠেই কবিতাৰ জীৱন  
পাঠতেই কবিতাৰ জীৱন যাপন।

- হীৰেণ ভট্টাচার্য




২০১০-১১ ইং বর্ষত মহাবিদ্যালয়ের আলোচনী বিভাগের দ্বারা আয়োজিত ঠাইতে লিখা কবিতা প্রতিযোগিতাত  
পুরস্কৃত তিনিটা কবিতা :

## শিরোনাম - “আঘোণৰ আবেলি”

সোণবৰণীয়া ব'দজাক মূৰত লৈ  
দুপৰীয়াটোৱে খেলি আছিল  
পথাৰ দারনীজাকৰ স'তে  
এতিয়া বেলি পশ্চিমত  
লাহে লাহে মেলানি মাগিব সি  
দাবনীজাকো উভতিৰ  
ভাগৰুৱা দেহা, উৎফুল্লিত প্রাণ  
এয়া যে লখিমীক আদৰাৰ সময়  
এয়া আঘোণৰ আবেলি  
“সোণমাই, সোণগুটি চপালিনে ?”  
“বহদৈ ন'খাবলৈ কেতিয়া মাতিবি ?”  
আঘোণৰ আবেলিত উৎফুল্লিত পদুলি  
হৃদয়ত হেঁপাহৰ গান  
সোণগুটিৰ ডাঙবিৰে ভৰিব চোতাল  
সৌৱা সোণটিৰ মুখত কিহৰ  
সুমধুৰ ধৰনি  
নৰা পেঁপা  
নৰা পেঁপাৰ শব্দৰে মুখৰ  
আঘোণৰ আবেলি  
সোণমাই, বঙ্গলী, বচকী পথিলী  
সকলোৰে হৃদয়ত আঘোণৰ ধেমালি  
বৰাব টেঞ্জা, জলকীয়া, নিমখ, জলফাই  
আৰু যে কত কি।  
এয়া আঘোণৰ আবেলি  
কৃষকৰ হেঁপাহৰ আবেলি।

পৰীক্ষিতা দাস  
উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষ



বেলিৰ হেঙ্গুলীয়াই অপৰাপ সাজেৰে সজায়  
আঘোণৰ আবেলিক  
সোণত সুৱগা চৰাৰ দৰে উজলি উঠে  
আঘোণৰ আবেলিৰ শহীচৰ পথাৰ  
ঘৰমুৱা হয় পথাৰ লেবেজান দারনী  
সামৰি লৈ কাচি-কটাৰী  
ঘৰমুৱা হয় ডাঙবিৰ ভাৰ লৈ  
উল্লসিত কৃষক  
গৰুৰ জাক লৈ উভতি আহে গৰখীয়া  
বাহলৈ উভতি আহা চৰাইৰ জাকে  
আঘোণৰ আবেলিৰ আকাশত আঁকে  
সৰগৰ বিতোপন ছবি  
প্ৰেমিক-প্ৰেমিকাই বিচাৰি পায়  
প্ৰেমৰ হেৰোৱা সুবাস আঘোণৰ  
নিৰিবিলি আবেলিত।

মজিবুৰ বহমান  
স্নাতক১ম বৰ্ষ (বি)

## দুটি কবিতা


নন্দা দেৱী

সহকাৰী অধ্যাপিকা, জীৱ বিজ্ঞান বিভাগ

### মা

নাজানো কেতিয়া তুমি এবি গ'লা  
নাজানো কিয় এবি গ'লা !  
তথাপি বুজিছো মা ! তুমি অনন্যা  
দিছিলা বোৱাই এবুকু মৰমৰ বন্যা।  
তুমিটো নোহোৱা মোৰ অতীতৰ সপোন  
চুই থকা সদায় মোৰ হৃদয়ৰ দাপোন।  
অস্তিত্ব বিচাৰি যেতিয়া ভাগি পৰো হতাশাত  
ভূগিৰ নিদিয়া কেতিয়াও নিৰাশাত।  
দুহাত বঢ়াই লোৱা আকোৱালি  
হিয়া পৰে শৰ্ষাত, হয় মন মুকলি।  
মোৰ এই অনুভূতি  
মনত পৰিলে কৰো ছাটিফুটি।  
সঁচাই মা ! তুমি অনন্যা !!

□□□



### যাত্রা

সন্ধিয়াৰ আকাশৰ  
হেঙ্গুল বৰণে  
মোৰ আশাৰ বেঙ্গলি আনে  
আৰু এক নতুন দিনৰ আগমণ  
হয়তো যিটোত থাকিব পাৰে  
মোৰ বাবে নিত্য নতুন যাত্রাৰ  
এক নতুন পদক্ষেপ  
এক নতুন লহৰ।  
যি যাত্রাৰ সাৰথি মোৰ  
আশা, আৱেগ, অনুভূতি  
আৰু সৃষ্টিৰ মনন শীলতা  
ধৰণস নহয় মোৰ কাম্য  
মোৰ এই নতুন যাত্রাৰ।

□□□

## এডাল কলমৰ দুখ

অনুপম কলিতা  
স্নাতক তৃতীয় বর্ষ

এডাল নাতিদীর্ঘ লাহী নীলা কলম  
সি পিন্ধিছিল এটা সেউজীয়া টুপি  
তাক মাজে মাজে ভাগুরা পথিক যেন লাগিছিল  
কেতিয়াবা লাগিছিল 'ফেশ্ন' প্রদর্শনীত নতুন সাজ পিন্ধি  
বগা বেস্পত হালি-জালি খোজ দিয়া  
মডেলৰ দৰে  
মোৰ মুখত লাগি সি সহায় কৰিছিল কবিতা আওৰোৱাত  
আৰু কেতিয়াবা আঙুলিৰ চেপা সহিব নোৱাৰি  
তর্জন-গৰ্জন কৰি উঠিছিল  
এজন শিল্পীৰ দৰেই তাৰ অস্পষ্ট আঁক-বাকৰ মাজত  
বিচাৰি ফুৰিছিলো হেৰোৱা স্মৃতিৰ ছবি  
ভাল পোৱাৰ দুখবোৰ যি কেতিয়াবা প্ৰকাশ কৰিছিল  
কবিতাৰ ছন্দত নিৰৱে  
আকৌ কেতিয়াবা কৈছিল সি হেনো মোৰ সৃষ্টিক ঘিন কৰে  
মই কৈছিলো বৰ বেছি আঞ্চকেন্দ্ৰিক নহ'বলৈ  
সি কৈছিল আঞ্চকেন্দ্ৰিক হ'বলৈ তাৰ হেনো চিয়াহী ধূনীয়া নহয়  
মই কৈছিলো 'চিয়াহীৰ ধূনীয়াৰ কথা পাছত  
আগতে মোক কবিতাৰ শব্দ দিয়া  
যাৰ বাবে প্ৰয়োজন, নহয় বঙৰ সৌন্দৰ্য'  
সি কৈছিল আজিৰ চেপেটা পৃথিৱীত সিয়ে  
তেনেই নিসংগ। □□□

## দিখৌ বৈ যায়

বিকাশজ্যোতি ৰাভা  
উৎ মাঃ দ্বিতীয় বৰ্ষ

চৰাইদেওৰ সিপাৰত এখনি নগা গাওঁ  
তাত দিখৌৰ চল চল উচ্ছল হাঁহি  
লয়লাস গতিৰে বৈ আহে দিখৌ  
স্পোনৰ মোহনা বিচাৰি  
নীলা পাহাৰত মেঘৰ উচুপনি  
ভৈয়ামত বাৰিবাৰ ধল  
ফেনে-ফোটোকাৰে চঞ্চল উদ্বাউল  
দিখৌৰ বুকু  
দুপাৰৰ শ্যামল ছবিত হাঁহি-কাল্দেনৰ  
একা-বেকা জীৱন-গাথা  
এই নদী আবেগময়  
মায়াময় এই নদী অবুজ সাঁথৰ  
কবিৰ মনৰ অহেতুকী প্ৰীতি  
সময়ৰ সাক্ষী হৈ বৈ আছে দিখৌ  
স্পোনৰ মোহনা বিচাৰি। □□□

## অস্বস্তিত ঈশ্বৰ

প্ৰাণকৃষ্ণ বয়  
স্নাতক প্ৰথম বৰ্ষ

মন্দিৰ মচ্জিদ গীৰ্জাৰ পদুলি  
উখল মাখল  
ন্যায় অন্যায় পাপ পুণ্যৰ  
অৱিয়া-অৱি যুঁজ  
পাপে উপেক্ষা কৰে পুণ্যক  
ন্যায়ৰ বিৰুদ্ধে অন্যায়ৰ  
উন্মত্ত আচৰণ  
বিচাৰকৰ আসনত অস্বস্তিত  
গণতন্ত্ৰৰ ঈশ্বৰ। □□□

## হেৰাই গৈছে আশীৰ্বাদৰ ভাষা

পৰীক্ষিতা দাস  
উৎস মাঃ দ্বিতীয় বৰ্ষ

আই-

পতিটো নিশা উজাগৰে থাকি  
উঠি ছনেকি উচুপি  
তই নাকান্দিবি আই  
তোৰ উমাল বুকুৰ দুখ বুজিবলে  
কোনোৱে কাষত নাই  
বোকোচাত উমলি জামলি  
ল'বালি পাৰকৰা সন্তান  
সিও যে নুবুজে তোৰ দুচকুৰ  
মৰমী ভাষা  
উচুপি উঠি ছনেকি তোৰেই সন্তানে কৰা  
হত্যা হিংসা দুর্নীতিৰ পয়োভৰ দেখি  
জানো আই-  
হেৰাই গৈছে আশীৰ্বাদৰ ভাষা  
আৰু অভিশাপকেই বা কেনেকৈ দিবি  
দোমোজাৰ যাতনাত জজবিত তই যে আজিও  
সেই একেই একেজনী আই  
আশাৰে বাট চাই থাক  
ভুল বুজি উভতি আহিৰ সন্তান । □□□

## টোপনি কোলাত সেউজীয়া

মিচ চুমি কলিতা  
উৎস মাঃ প্ৰথম বৰ্ষ

টোপনিত বিচাৰি পোৱা  
তুমি এটি সেউজীয়া  
সপোন  
একো নোসোধাকৈয়ে  
বুকুৰ কেনভাচত চটিয়াও  
তোমাৰ জীৱনৰ বং  
এঙ্গাৰৰ মাজেৰে বগাই অহা  
তুমি এক ভাল লগা ভালপোৱা  
কিয় জানো ভয় হয় কেতিয়াৰা  
হেৰাই বুলি গোহৰত  
টোপনি -কোলাত দুৰ্লভ  
ভাল লগা সেউজীয়া । □□□

## মোৰ গাঁও মোৰ ঘৰ

জয়দেৱ বায়ন  
স্নাতক দ্বিতীয় বৰ্ষ

শুৱনি গাঁও মোৰ শুৱনি ঘৰ  
আছে তাত মৰমিয়াল আই  
নিবিবিলি আবেলিত বঙ্গুৱা বেলিয়ে  
প্রতিদিনে চুমা যাচি যায়  
সঞ্জিয়াৰ তৰা তৰা আকাশে বংমনে  
সৰগৰ সাধু শুনায়  
শুৱনি গাঁও আৰু শুৱনি ঘৰ  
আছে তাত মোৰ মহিয়সী  
আজলী আই । □□□

## নুনুমায় চেনেহৰ ঢাকি

সুৰজপতি ৰাভা  
স্নাতক দ্বিতীয় বৰ্ষ

জীবনৰ কঠিন যাত্ৰাৰ পথত  
জীয়াই ৰাখিম তোমাৰ মৰমক  
পাহৰি পেলাম দুখ  
হাঁহি-ধেমালিৰে পাৰ হ'ল  
অনেক বাতি  
বুজা-নুবুজাৰ মাজতে ব'ল  
অলেখ ছবি  
খিবিকিৰ সিপাৰৰ সেউজী সপোন হ'ব  
আমাৰ বুকুৰ আপোন  
হাতে হাত ধৰি আহিম ওলাই  
দুচকুত চিক্মিক্ হাঁহি বিবিঙাই  
কৰি ল'ম পণ চিৰদিন  
একেটি হোৱাৰ  
কাহানিও নুনুমায়, চেনেহৰ ঢাকি  
কোমল হৃদয়ে থ'ব তাক  
আলফুলে ঢাকি  
এন্ধাৰ পঁজাত পেলাৰ সি  
ৰঙীন পোহৰ। □□□

## বিধস্ত শান্তিৰ কপৌ

অনচুমা খংগুৰ খাখলাৰী  
স্নাতক প্ৰথম বৰ্ষ

বিধস্ত শান্তিৰ কপৌ  
সৰ্বত্রতে সিঁচৰতি ভগা পাখি  
মানুহ অমানুহ হ'ল  
নিৰ্বিচাৰ হত্যা হিংসা লুষ্ঠন ধৰ্ষণৰ  
চিৰাচৰিত ছবি  
গুলি বাবুদৰ ধোৱাৰে আকাশ  
আছেন  
মাটিৰ বুকুত তপত তেজৰ চেকুৰা  
প্রতিক্ৰিয়াশীলতাত প্ৰতিবাদী-কঠ  
এতিয়া অৰণ্য বোদন। □□□

## দুটি কবিতা

জ্যোতিৰ্ময় ভৰালী  
উঃ মাঃ দ্বিতীয় বৰ্ষ

### ফাণুন

পছোৱাৰ বোকোচাত ফাণুন অহাৰ  
বাতৰি  
পাতসৰা লঠঙা গছত গতিৰ ছবি  
সোণাৰৰ হালধীয়াত পৰম্পৰাৰ  
সেঁৱৰণি।


### প্ৰেম

নিসংগতাত ভাল পোৱা এক মিঠা  
অনুভূতি  
প্ৰেৰণাৰ অসীম উৎস  
সেয়ে খুলি বাখো হৃদয়ৰ  
কোমল কোঠা। □□□

## বৰষুণ

বৰষা বড়ো  
উঃ মাঃ দ্বিতীয় বৰ্ষ

নিমন্ত্রণ নকৰাকৈয়ে নামি আহে  
বতৰৰ বৰষুণ  
সঙ্গীরলী সুখা হৈ জীপাল কৰে  
শুকান ধৰাক  
আকাশলৈ মূৰ তুলি চাই থকা  
কৃষকে পায় আশাৰ বতৰা  
প্রান কৰি গচ্ছতা ফুল-পাতে  
নিজকে সজায় নতুন বৰ্গত  
আকৌ এবাৰ  
প্ৰেৰনাৰ উৎস হৈ নামি আহে  
সময়ৰ বৰষুণ  
ধুই নিয়ে সমস্ত মলিনতা  
শীতৰ পৰশেৰে শেৰ কৰে  
জহৰ দহন  
কৃতাৰ্থ হয় জীৱন-জগত । □□□



## কেতিয়াবা এনেকুৱাই

বিনোদ ছেঞ্জী  
উঃ মাঃ প্ৰথম বৰ্ষ

তুমি ভবা শৰ্দবোৰে  
হেঁ পাহৰ সৌৰভ সানি ইছা কৰিছে  
বতাহত বিলীন হ'বলৈ  
মিঠা আবেগে সজাৰ খুজিছে  
প্ৰেমৰ বাগিচা  
অমত পাৰিছে তোমাৰ আবেগৰ আতিশয়  
প্ৰেমৰ বাট ভেটিছে উশ্ণংখল  
স্বার্থ পৰতাই  
সেই বুলিয়েই জানো অস্বীকাৰ কৰিব পাৰি  
প্ৰেম আৰু যৌৱনক  
ভাগি পৰাৰ প্ৰায়োজন ক'ত  
বোধহয় আবেগ অনুভূতি বোৰ  
কেতিয়াবা এনেকুৱাই । □□□

# গচ্ছ দৰে বিতোপন কবিতা আৰু নাই

মিচ্ নিলম কলিতা  
উঃ মা : ২য়বর্ষ (বিজ্ঞান)

গচ্ছ স'তে মোৰ আত্মীয়তা বহু যুগৰ

যিদিনাই চিনাকি হৈছিলো প্ৰকৃতিৰ স'তে

তেতিয়াই বুজি উঠিছিলো তাৰ প্ৰভাৱৰ

প্ৰসাৰতাৰ কথা

অসমী আইৰ কোলাত উম্বলৈ

লাল-কাল হৈ শুই পৰো

গচ্ছৰ শীতল ছাঁত

আইৰ সন-দুঃখ অমৃতৰ দৰেই

তাৰ ফলৰ বৈড়ৰ

গচ্ছ সেউজীয়াই কৰে ধৰণী ধূনীয়া

কৰিয়ে বিচাৰি পায় সৃষ্টিৰ

অমল আনন্দ

বিচাৰি পায় জীৱনৰ সাৰ্থকতা

গচ্ছ যে নিজেই এক অন্তহীন

বিতোপন কবিতা।



মা

মিচ্ ভনিতা বৰুৱা  
উঃ মা : দ্বিতীয় বৰ্ষ (কলা)

মা.....

এটি মৰমৰ মাত

এটি চেনেহৰ মাত

জীৱনৰ শান্তিৰ ছায়া

আশ্রয়ৰ নিবিড় মায়া

এটি দৰদী গীত

মা.....

তুমি পুজাৰ বেদীৰ

স্মিক্ষ প্ৰদীপ

তুলনা বিহীন তোমাৰ

ৰূপ

সাগৰ বিশাল

আকাশ বিশাল তাতোকৈ বিশাল

তোমাৰ হিয়া

শ্ৰদ্ধা ভক্তিৰ অনন্য

প্ৰতিমা

পশু পক্ষী নৰ মানৱৰ

এটিয়ে শ্ৰেষ্ঠ শব্দ

মা.....মা.....মা.....।